

আন্তর্জাতিক বাণিজ্যের কারণ বিচার করিলে দেখা পোরা যায় যে বাস্তুর জগতত কোনো দেশেই সম্পূর্ণ অর্থত স্বারলম্বী নহয়। আমাৰ দেশত যিমানবিলাক সেৱা-সামগ্ৰীৰ চাহিদা আছে, সেই আটাইবিলাক সেৱা-সামগ্ৰী আমাৰ দেশতে তৈয়াৰ কৰিব নোৱাৰিব। যদি তৈয়াৰ কৰিবলৈ যত্ন কৰা যায় তেনেহলে খৰচ বহুত বেছি হ'ব। তাতকৈ বিদেশৰ পৰা আমদানি কৰিলে খৰচ বহুত কম হ'ব। বিদেশী বাস্তুৰোৰেও তেওঁলোকৰ দেশত উৎপাদন কৰিব নোৱাৰা বা কৰিলেও আমাৰ দেশৰ উৎপাদনী ব্যয়ৰ তুলনাত বহুত বেছি ব্যয়সাপেক্ষ সামগ্ৰীৰ আমাৰ দেশৰ পৰাই ক্ৰয় কৰিলে এহাতে আন্তৰ্জাতিক বাণিজ্যৰ সূচনা হ'ব অনাহাতেদি দুয়োখন দেশেই লাভৱান হ'ব।

1.3. আন্তৰ্জাতিক বাণিজ্যৰ মূল কাৰণ (Main causes for Emergence of International trade) : বাস্তুৰ জগতত কোনো দেশেই সম্পূর্ণ অর্থত স্বারলম্বী নহয়। দেশ এখনৰ জনসাধাৰণে যিমান বিলাক সামগ্ৰীৰ চাহিদা কৰে সেই সকলোৰোৰ সামগ্ৰী দেশখনত উৎপাদন কৰা সম্ভৱ নহয়। ইয়াৰ কাৰণ-প্ৰাকৃতিক পৰিবেশ, বতৰৰ অৱস্থা, ভূমিৰ গুণাগুণ, প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা, শ্ৰমৰ যোগান, মূলধনৰ যোগান আদিৰোৰ তাৰতম্যতাৰ বাবেই সামগ্ৰীৰ উৎপাদনৰ সুবিধা বা উৎপাদন ব্যয়ৰ তাৰতম্য হোৱা পৰিলক্ষিত হয়। গতিকে যিঞ্চ দেশে যিবিলাক সামগ্ৰী উৎপাদনত আনন্দেশৰ তুলনাত বেছি সুবিধা লাভ কৰে সেই দেশে সেই সামগ্ৰী উৎপাদন কৰি নিজেও উপভোগ কৰিব আৰু যিবিলাক দেশে সেইবিলাক সামগ্ৰী নিজে উৎপাদন কৰিলে অত্যাধিক ব্যয়ৰ সন্মুখীন হ'ব লগা হয় তেনেবোৰ দেশেও প্ৰথমখন দেশৰ পৰা আমদানি কৰিব। এনেদৰেই আন্তৰ্জাতিক বাণিজ্যৰ সূচনা হয়। আন্তৰ্জাতিক বাণিজ্য সৃষ্টিৰ অন্যান্য কাৰণ সমূহ তলত আলোচনা কৰা হ'ল -

(i) শ্ৰমিকৰ দক্ষতা (Efficiency of Labour) : সংস্থাপিত অৰ্থনীতিবিদ সকলৰ মতে শ্ৰমিকৰ দক্ষতাৰ পাৰ্থক্যৰ বাবেই আন্তৰ্জাতিক বাণিজ্যৰ উন্নৰ হয়। এইচাম অৰ্থনীতিবিদৰ মতে বিভিন্ন দেশত শ্ৰমৰ দক্ষতা বিভিন্ন হয়। কিছুমান দেশত কিছুমান সামগ্ৰী উৎপাদনত শ্ৰমিকৰ দক্ষতা বহুত বেছি অৱশ্যে আনকিছুমান দেশত সেইবিলাক সামগ্ৰী উৎপাদনত শ্ৰমিকৰ দক্ষতা তেনেই কম হয়। কিন্তু আন কিছুমান সামগ্ৰী উৎপাদনত শ্ৰমিকৰ দক্ষতা বহুত বেছি হয়।

বিদ্যুত পরিপন্থ বিকাশ করে এবং সেই পরিপন্থের মাধ্যমে আরো অনেক কৃষি উৎপন্ন প্রক্রিয়া করা হচ্ছে।

(ii) পরিপন্থ প্রক্রিয়ার পার্শ্ব (Differential production factor): এই প্রক্রিয়া এখন পর্যন্ত বাস্তব জগতের অধীনে আন্তর্ভুক্ত এবং কৃষি উৎপন্থের প্রযোজন করা হচ্ছে। কৃষি প্রক্রিয়ার পার্শ্ব প্রযোজন করা হচ্ছে এবং এটি প্রক্রিয়া করা হচ্ছে এবং এটি প্রক্রিয়া করা হচ্ছে। এই প্রক্রিয়া করা হচ্ছে এবং এই প্রক্রিয়া করা হচ্ছে।

(iii) উৎপন্থের প্রযোজন (Mobility of factors of production): এই প্রক্রিয়া এখন পর্যন্ত বিচার করা হচ্ছে এবং কোনো কোনো ক্ষেত্রে এই প্রক্রিয়া করা হচ্ছে। এই প্রক্রিয়া করা হচ্ছে এবং এই প্রক্রিয়া করা হচ্ছে। এই প্রক্রিয়া করা হচ্ছে।

(iv) উৎপন্থের প্রযোজন (Availability of factors of Production): বিদ্যুত প্রযোজন করা হচ্ছে এবং এই প্রযোজন করা হচ্ছে। এই প্রযোজন করা হচ্ছে।

এবং উত্তৃত (Labour intensive) সামগ্রী অতি কম খরচত উৎপাদন করিব পাবে।
 পুনর মূলধন প্রাচুর্যপূর্ণ দেশবোৰে মূলধন উত্তৃত (Capital intensive) সামগ্রী
 খুটুব কম খরচত উৎপাদন করিব পাবে। গতিকে শ্ৰম প্রাচুর্যপূর্ণ দেশে শ্ৰম
 উত্তৃত সামগ্রী উৎপাদন কৰি ৰপ্তানি কৰিলে আৰু মূলধন উত্তৃত সামগ্রী অন্যথন
 দেশৰ পৰা আমদানী কৰিলে আন্তৰ্জাতিক বাণিজ্যৰ যোগেদি দুয়োখন দেশেই
 লাভৱান হ'ব পাৰিব।

(v) স্বয়ংসম্পূর্ণ স্ব-নির্ভৰশীলতা (Perfect self-dependent):

জগতত কোনো দেশেই সম্পূর্ণ অৰ্থত স্বারলঘী নহয়। আমাৰ দেশত যিমান
 বিলাক সেৱা-সামগ্ৰীৰ চাহিদা আছে সেই সকলোৰে সামগ্ৰী আমাৰ দেশতে
 উৎপাদন কৰাটো সন্তুষ্ট নহয়। ঠিক একেদৰে ফ্ৰাঙ্কত যিমানবিলাক সামগ্ৰীৰ
 চাহিদা আছে সেই সকলোবিলাক সামগ্ৰী ফ্ৰাঙ্কতে তৈয়াৰী নহয়। গতিকে ভাৰতে
 কিছুমান সামগ্ৰী ফ্ৰাঙ্কলৈ পঠাব লগা হয় আৰু আন কিছুমান সামগ্ৰী ফ্ৰাঙ্কৰ পৰা
 আনিব লগা হয়। এনেদৰেই দুখন দেশৰ মাজত আন্তৰ্জাতিক বাণিজ্যিক সম্পর্কই
 গঢ় লৈ উঠে।

(vi) বিশেষীকৰণ (Specialization):

বৰ্তমান সময়ত বিশ্বৰ প্ৰায় সকলো
 দেশেই বিশেষীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত
 যিদেশে যি সামগ্ৰী উৎপাদনত অধিক সুবিধা লাভ কৰে সেই দেশে তেনে
 সামগ্ৰী উৎপাদনত বিশেষীকৰণ কৰাত তেনে সামগ্ৰী উৎপাদনত বিশেষ
 পাৰদৰ্শিতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ফলত এনে সামগ্ৰী বাহী উৎপাদন কৰি
 বিদেশলৈ ৰপ্তানি কৰে আৰু বাকীবিলাক সামগ্ৰী বিদেশৰ পৰা আমদানি কৰে।
 উদাহৰণ স্বৰূপে ভাৰতবৰ্ষই চাহ উৎপাদনত বিশেষীকৰণ লাভ কৰিছে আৰু
 জাপানে মূলধন জাতীয় সামগ্ৰী উৎপাদনত বিশেষীকৰণ লাভ কৰিছে। গতিকে
 ভাৰতে চাহপাত জাপানলৈ ৰপ্তানি কৰে আৰু জাপানে ভাৰতলৈ মূলধন জাতীয়
 সামগ্ৰী ৰপ্তানি কৰে। এনে দৰেই বিশেষীকৰণৰ ফলত দুখন দেশৰ মাজত
 আন্তৰ্জাতিক বাণিজ্য গঢ়ি উঠে।

(vii) আন্তৰ্জাতিক সহযোগিতা (International Co-Operation):

বৰ্তমানত বিশ্বৰ দেশ সমূহৰ মাজত দেখা দিয়া আন্তৰ্জাতিক সহযোগিতাৰ বাবেও
 আন্তৰ্জাতিক বাণিজ্যিক সম্পর্কই গা-কৰি উঠিছে। উদাহৰণ স্বৰূপে কিছুমান